

শোণিতপুৰত 'টেট' পৰীক্ষাৰ প্ৰস্তুতি পৰ্যালোচনা সভা

মোবাইল ফোন, বৈদ্যুতিক সামগ্ৰী ব্যৱহাৰত বাধা আৰোপ

তেজপুৰ, ৭ নবেম্বৰ: অহা ১০ নবেম্বৰত ৰাজ্যৰ অন্যান্য জিলাৰ লগতে শোণিতপুৰ জিলাতো অনুষ্ঠিত হ'বলগীয়া টেট পৰীক্ষাৰ সময়ত পৰীক্ষা গৃহৰ ভিতৰত যিকোনো বৈদ্যুতিন সামগ্ৰী যেনে মোবাইল ফোন, পেজাৰ, ক্লটুথ, হেডফোন, টেবলেট, ইত্যাদি ব্যৱহাৰৰ ক্ষেত্ৰত শোণিতপুৰ জিলা প্ৰশাসনে বাধা আৰোপ কৰিছে।

তদুপৰি জিলা প্ৰশাসনে কেলকুলেটৰ, কিতাপ, স্কেল, বেগ, পানীৰ বটল আৰু তেনেধৰণৰ আন সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰতো পৰীক্ষাগৃহৰ ভিতৰত নিষেধাজ্ঞা থাকিব বুলি উল্লেখ কৰিছে। একেদৰে কোনো পৰীক্ষাৰ্থীয়ে উল্লেখিত যিকোনো সামগ্ৰী লৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'লেও কেন্দ্ৰত এনে ধৰণৰ সামগ্ৰী জমা ৰখাৰ কোনো ব্যৱস্থা উপলব্ধ নহ'ব।

অৱশ্যে পৰীক্ষাৰ্থীয়ে এডমিট কাৰ্ড আৰু পৰীক্ষাৰ অ'.এম.আৰ. উত্তৰ বহী'ত লিখিবলৈ ক'লা বা নীলা চিয়াহীৰ ড'ট কলম পৰীক্ষাগৃহৰ ভিতৰত ব্যৱহাৰ কৰিব পাৰিব আৰু পৰীক্ষা শেষ হোৱাৰ পাছত পৰিদৰ্শকক প্ৰশ্ন বহী আৰু অ'.এম.আৰ. উত্তৰ বহী জমা দিয়াৰ আগতে ৯ নং ফৰ্মত স্বাক্ষৰ কৰিব লাগিব বুলি জিলা প্ৰশাসনৰ তৰফৰ পৰা পৰীক্ষাৰ্থীসকলক জনোৱা হৈছে।

আনহাতে, যদি কোনো পৰীক্ষাৰ্থীৰ এডমিট কাৰ্ডত সামান্য ভুল থাকে, তেন্তে তেনে পৰীক্ষাৰ্থীক আধাৰ কাৰ্ড, পেন কাৰ্ড, ড্ৰাইভিং লাইচেন্স আদি চৰকাৰীভাৱে জাৰি কৰা যিকোনো পৰিচয় পত্ৰ পৰীক্ষা কৰি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অনুমতি প্ৰদান কৰিবলৈও পৰীক্ষা কেন্দ্ৰ সমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক নিৰ্দেশ জাৰি কৰা হৈছে।

ইফালে আগলুক টেট পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলা উপায়ুক্তৰ কাৰ্যালয়ত অলপতে এখন বিশেষ পৰ্যালোচনা সভা অনুষ্ঠিত হৈ যায়। সভাত জিলা উন্নয়ন আয়ুক্তৰ লগতে জিলা প্ৰশাসনৰ আন বিষয়ববীয়াও উপস্থিত থাকে।

সভাত সভাপতিত্ব কৰি উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে এই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে শিক্ষা বিভাগৰ তৰফৰ পৰা গ্ৰহণ কৰা পদক্ষেপৰ পৰ্যালোচনা কৰে আৰু শিক্ষা বিভাগৰ বিষয়া সকলক নিকা আৰু শান্তিপূৰ্ণভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ দিশত যাবতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা জাৰি কৰে।

উপায়ুক্তগৰাকীয়ে আৰক্ষী বিভাগকো জিলাখনৰ প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে কঠোৰ নিৰাপত্তা ব্যৱস্থা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। সভাত উপায়ুক্ত গৰাকীয়ে পৰীক্ষা কেন্দ্ৰ সমূহৰ আশে-পাশে ১৪৪ ধাৰা জাৰি কৰা হ'ব বুলি সকলোকে অৱগত কৰায়।

অৱশেষত সভাত উপস্থিত সকলোকে উপায়ুক্ত গৰাকীয়ে টেট পৰীক্ষা সুচাৰুকৈ সম্পন্ন কৰিবলৈ আহ্বান জনায়।